

বাৰ কোড



IDBI BANK

বাৰ কোড

এছবিএছ'এফ ডাগ।

আৱাসী ব্যক্তি / একক মালিকানাধীন প্রতিস্থানৰ বাবে একাউন্ট খোলাৰ প্ৰ-পত্ৰ

অনুগ্ৰহ কৰি প্ৰ-পত্ৰখন কেৱল ডাঙৰ ফলা আখৰেৰে আৰু ক'লা চিঞাঁহীৰে পূৰণ কৰক

☐ ৱেলকাম কিট একাউন্ট

সঞ্চয় একাউন্ট / চলিত একাউন্ট / সুবিধা ফিল্ড ডিপোজিট (এফডি)

দিনাংক:

শাখা পৰিচালক, আইডিবিআই বেংক লিমিটেড

চিক্ৰাইচিআৰ আইডি

ভাগ I

অনুগ্ৰহ কৰি আপোনাৰ শাখাত মোৰ একক / আমাৰ যৌথ / একক মালিকানাধীন একাউন্ট খোলক,

একাউন্টৰ বিৱৰ্তনসমূহ

☐ ৱেলকাম প্লাছ ☐ ৱেলকাম ☐ প্ৰিফাৰ্ড ☐ চুপাৰ ছেভিং ☐ চুপাৰ শক্তি ☐ জুবিলী প্লাছ ☐ পাৱাৰ কিডছ ☐ সুবিধা এফডি ☐ পাৱাৰ প্লাছ ☐ ছেলেৰী ☐ ফ্ৰেন্ডলি কাৰেন্ট
☐ ফেমিলি একাউন্ট লিংকড ছেলেৰী একাউন্ট ☐ পেনছন একাউন্ট(কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী) ☐ অন্যান্য (নিৰ্দিষ্ট কৰক)

আবেদনকাৰীৰ বিৱৰণ

উপাধি	প্ৰথম নাম	মধ্যম নাম	শেষ নাম
প্ৰথম আবেদনকাৰী:			
দ্বিতীয় আবেদনকাৰী:			
তৃতীয় আবেদনকাৰী:			
চতুৰ্থ আবেদনকাৰী:			

ইতিমধ্যে থকা গ্ৰাহক আইডি: প্ৰথম আবেদনকাৰী দ্বিতীয় আবেদনকাৰী তৃতীয় আবেদনকাৰী
 চতুৰ্থ আবেদনকাৰী

ফাৰ্মৰ নাম (একক মালিকানাধীনৰ বাবে)

নাবালকৰ নামত থকা একাউন্ট (কাটি দিব যদি প্ৰযোজ্য নহয়)

উপাধি	প্ৰথম নাম	মধ্যম নাম	শেষ নাম
অভিভাৱকৰ নাম:			

জন্মৰ তাৰিখ (নাবালকৰ): জন্মৰ তাৰিখ (অভিভাৱকৰ):

নাবালকৰ সৈতে সম্বন্ধ: ☐ পিতৃ ☐ মাতৃ ☐ আদালতৰ আদেশৰ দ্বাৰা (যদি হয়, এক কপি সংলগ্ন কৰক) ☐ অন্যান্য (নিৰ্দিষ্ট কৰক)

উক্ত নাবালকজনে বয়স্কপ্ৰাপ্ত নোহোৱালৈকে ওপৰৰ একাউন্টত যিকোনো বৰ্ণনাৰ ভৱিষ্যতৰ সকলো লেনদেনত মই নাবালকক প্ৰতিনিধিত্ব কৰিম।
 ওপৰৰ নাবালকজনৰ কোনো দাবীৰ বিৰুদ্ধে মই বেংকক তেওঁৰ একাউন্টত মোৰ দ্বাৰা কৰা যিকোনো ধন উলিওৱা / লেনদেনৰ ক্ষতিপূৰণ মই
 প্ৰদান কৰিম।

অভিভাৱকৰ স্বাক্ষৰ

একাউন্ট পৰিচালনাৰ বাবে নিৰ্দেশনা

☐ একক ☐ হয় বা জীৱিত* ☐ পূৰ্ব বা জীৱিত* ☐ যিকোনো ব্যক্তি বা জীৱিত* ☐ সকলোৰে দ্বাৰা যৌথ ☐ অন্যান্য (অনুগ্ৰহ কৰি নিৰ্দিষ্ট কৰক)
☐ *আমি যৌথভাৱে আইডিবিআই বেংক লিমিটেডক পৰিপক্কতা তাৰিখৰ পূৰ্বে যিকোনো দিনত, আমাৰ যিকোনো এজনৰ পৰা লিখিত নিৰ্দেশনাত সূতৰ সৈতে মূলধন পৰিশোধ কৰিবলৈ আৰু
 নিৰ্দিষ্ট জমা ধন পৰিপক্কতাৰ পূৰ্বেই উলিওৱাৰ অনুমতি দিবলৈ সন্মত আৰু অনুমোদন প্ৰদান কৰোঁ।

প্ৰথম আবেদনকাৰী

দ্বিতীয় আবেদনকাৰী

তৃতীয় আবেদনকাৰী

চতুৰ্থ আবেদনকাৰী

স্বাক্ষৰ

স্বাক্ষৰ

স্বাক্ষৰ

স্বাক্ষৰ

আবেদনকাৰী / অভিভাৱক ফটোগ্ৰাফৰ ওপৰেৰে স্বাক্ষৰ কৰাৰ লগতে স্বাক্ষৰৰ বাবে প্ৰদান কৰা স্থানত স্বাক্ষৰ কৰিব লাগিব।

পৰিচয়ৰ সবিশেষ

☐ ইতিমধ্যে থকা আইডিবিআই বেংক একাউন্টখাৰীৰ দ্বাৰা পৰিচয় (আবেদনকাৰীৰ নামত থকা মেইলিং ঠিকনা নিশ্চিত কৰা নথিপত্ৰ প্ৰদান কৰিব লাগিব)নাম: গ্ৰাহক আইডি: একাউন্ট নম্বৰ: মই সুনিশ্চিত কৰিছোঁ যে মই ছমাহতকৈও অধিক সময় আইডিবিআই বেংকৰ একাউন্টখাৰী। মই নিশ্চিত কৰিছোঁ যে মই ইয়াত সবিশেষভাৱে উল্লেখ কৰা আবেদনকাৰীক ব্যক্তিগতভাৱে _____ বছৰ
 ধৰি জানো আৰু তেওঁৰ পৰিচয় আৰু ঠিকনা সুনিশ্চিত কৰিছোঁ।

পৰিচয়দাতাৰ স্বাক্ষৰ

স্বাক্ষৰ প্ৰমাণিত কৰা হৈছে(বেংকৰ ব্যৱহাৰৰ বাবে)

স্বাক্ষৰ আৰু ইআইএন নং.

স্ব-পৰিচয়

প্ৰাৰম্ভিক পৰিশোধৰ সবিশেষ (ছেভিংচ / চলিত / টাৰ্ম ডিপোজিট একাউন্ট)

ধনৰ পৰিমাণ [] [] [] [] [] [] [] নগদ [] একাউন্টৰ পৰা হস্তান্তৰ [] [] [] [] [] [] [] [] [] [] [] []

**চেক নম্বৰ [] [] [] [] [] দিনাংক [] [] [] [] [] [] উলিওৱা দিন হৈছে [] [] [] [] [] [] বেংক, [] [] [] [] [] [] শাখা

(প্ৰাস্তিক ধন পৰিশোধৰ ধনৰ বাবে সকলো চেক, “আইডিবিআই বেংক লিমিটেড - গ্ৰাহকৰ নাম”ৰ সপক্ষে গ্ৰহণ কৰা হ’ব) **কেৱল স্বাক্ষৰিত চেকৰ সৈতেহে গ্ৰহণ কৰা হ’ব।

ধন ছেডিঙচ / চলিত / টাৰ্ম ডিপোজিট একাউন্টত জমা কৰিব লাগিব। ₹ [] [] [] [] [] [] []

ডেলিভাৰ কৰিব পৰা

☐ **বিবৃতি** (কেৱল ইমেইলৰ দ্বাৰা) ☐ **পাছবুক** ☐ **চেকবুক**
 * যদি আপুনি ইমেইল বিকল্পৰ দ্বাৰা বিবৃতি নিৰ্বাচন কৰে অৰ্থাৎ ই-বিবৃতি, তেন্তে ভৌতিক বিবৃতি নিক্ষিপ্ত কৰা হ'ব।
 নতুন পণ্য অফাৰসমূহৰ বাবে যোগাযোগ কৰিবলৈ সন্মত (ইমেইল, এছএমএছ, পোষ্ট আৰু টেলিফোনিকণ্ডৰ জৰিয়তে): হয় ☐ নহয় ☐
 আপুনি বিচিএছবিআই কোডৰ এটা কপি প্ৰাপ্ত কৰিছে নে (অনুগ্ৰহ কৰি বিচিএছবিআই কোডৰ কপিৰ বিচাৰক): হয় ☐

চেনেল সেবা

☐ ইন্টারনেট বেংকিং ☐ মোবাইল বেংকিং ☐ ফোন বেংকিং ☐ হোয়াটসঅপ বেংকিং ☐ এছএমএছ সতর্কতা ☐ ই-মেইল সতর্কতা

☐ ডেবিট কার্ড: ☐ ভিজা ☐ মাস্টার ☐ রুপে ☐ আর্থার সক্ষম করা পরিশোধ ব্যৱস্থা (এইপিএছ)

অনুগ্রহ কৰি কাৰ্ডত এম্বোছ কৰিবলগীয়া নামৰ সংকেত দিয়ক

প্রাথমিক কার্ড

[illegible]

এড-অন-কার্ড

দ্বিতীয় আবেদনকারী

[illegible]

চতুর্থ আবেদনকারী	
------------------	--

অনুগ্রহ কৰি মন কৰক:

- যৌথ একাউন্টের ক্ষেত্রে ইন্টারনেট বেংকিং সেবা উল্লিখিত হ'বে। যদিহে পরিচালনার বাবে আদেশ কেবল 'হাতে বা জীৱিত' অথবা 'যিকোনো ব্যক্তি বা জীৱিত' হিচাপে দিয়া হয়। এই ধৰণৰ যৌথ একাউন্টৰ বাবে একাউন্টপ্রথম স্থানত নাম থকা একাউন্টধাৰী এজনক (প্রাথমিক একাউন্টধাৰী) এটা আই-নেট বেংকিং ইউজাৰ আইডি প্রদান কৰা হ'ব। বেংকে যৌথ একাউন্টৰ খৰি যিকোনো একাউন্টৰ বাবে অভিজিৱ ইউজাৰ আইডি আৰু পাছৱৰ্ড (সমূহ) জাৰি কৰাৰ বিকল্প আছে। আন যৌথ একাউন্টধাৰীয়ে এই ব্যৱস্থাৰ সৈতে স্পষ্টভাৱে সম্মতি দিহা লাগিব আৰু প্রাথমিক একাউন্টধাৰীয়ে আই-নেট বেংকিং ব্যৱস্থাৰ বাবে নিৰ্দিষ্ট প-প্রদত্ত কৰা অনুৰোধৰ ওপৰত তেওঁৰ সম্মতি প্রদান কৰিব লাগিব। যিহেতু যৌথ একাউন্টধাৰীয়ে ই-নেট বেংকিংৰ জৰিয়তে (বা লিখিতভাৱে) বা আন কোনো যোগাযোগৰ পদ্ধতিৰে (বেংকৰ দ্বাৰা ৱিক্টিভপ্ৰাপ্ত আৰু অনুমোদিত) কাৰ্য্যকলাপৰ ক্ষেত্ৰত তেওঁলোকৰ দ্বাৰা যৌথভাৱে ৰখা যিকোনো ইন্টাৰনেট বেংকিং একাউন্টৰ বাবে আই-নেট বেংকিং সেৱা বন্ধ কৰিবলৈ অনুৰোধ জনায়, তেনেহ'লে আই-নেট বেংকিংৰ সকলো ব্যৱহাৰকাৰী/সকলৰ বাবে ইন্টাৰনেট বেংকিং সেৱা বন্ধ কৰা হ'ব।
- ডিফল্ট ইন্টাৰনেট বেংকিং লেনদেনৰ সীমা প্রযোজ্য হ'ব। উচ্চ লেনদেনৰ বাবে, শাখাত এক সীমা বৃদ্ধিৰ অনুৰোধ দাখিল কৰিব লাগিব।
 - আপুনি য'তহে কোনো ব্যৱসায়ী প্ৰতিষ্ঠানত ক্ৰয় কৰে বা আন বেংকক এটিএমএট নগদ ধন উলিয়ায়, প্রাথমিক একাউন্ট (আপুনি নিৰ্দিষ্ট কৰা ধৰণে)ৰ পৰাহে কেবল কৰিব পাৰিব।

চেনেল সেৱা আৰু আন্তঃৰাষ্ট্ৰীয় ডেবিটৰ লগতে এটিএম কাৰ্ডৰ বাবে ঘোষণা

[illegible]

ভারতীয় বিজ্ঞান কেন্দ্রে থেকে সময়ে সময়ে নির্ধারণ করা বিনিময় নিয়ন্ত্রণ অনুসন্ধান কার্ডখন নিয়মানুসারে ব্যবহার করিবেন। মাই/আমি প্রতিনিধিত্ব দিচ্ছে। মাই/আমি সুনিশ্চিত করিচ্ছে যে যি বৈদেশিক মুদ্রা ব্যবহার করা হ'ব সেয়া বৈদেশিক মুদ্রা ব্যবস্থাপনা আইন ১৯৭৭ অনুসরণে মৌলিক ভ্রমণ কোটার সীমার ভিতর থাকিব। মাই/আমি নির্দেশনা মানি চলিম, যিবোর ভারতীয় বিজ্ঞান কেন্দ্রে বৈদেশিক মুদ্রার ব্যবহার সম্পর্কে জারি করিছে।

মই / আমি www.idbi.com ত উল্লেখ কৰা চৰ্ত আৰু নিয়মসমূহ (যিবোৰৰ এটা কপি মোৰ হাতত আছে), পঢ়িছো আৰু বুজি গাইছো, যিবোৰে আইডিবিআই বেংকৰ সৈতে একাউণ্ট খোলাৰ আৰু ডেবিট সহ এটিএম কাৰ্ড / ফোন বেংকিং / মোবাইল বেংকিং / ইণ্টাৰনেট বেংকিং / বিল পৰিশোধৰ সুবিধা একাউণ্টৰ অন্তৰ্ভুক্তবাণীৰ অঙ্গভুক্তিৰ সৈতে জড়িতকৰ্মসমূহ সীমাবদ্ধ নোহোৱা বিভিন্ন চেনেল যোৱাৰ ব্যৱস্থা কৰে। মই বেংকৰ দায়বদ্ধতাৰ বাদ পৰা / সীমিত কৰা চৰ্তসমূহক ধৰি উক্ত চৰ্ত আৰু নিয়মসমূহৰ বাৱাদ খাই থাকিলে প্ৰতিশ্ৰুতি কৰা আৰু সম্মত হৈছো। মই / আমি আবেদনকাৰীক নিৰ্বাচিত চেনেলসমূহৰ জৰিয়তে একাউণ্ট(সমূহ) ত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰো আৰু আবেদনকাৰীয়ে খোলা নতুন একাউণ্টসমূহক নিৰ্বাচিত চেনেলসমূহৰ সৈতে সংযোগ কৰিবলৈ আইডিবিআই বেংকক কৃতজ্ঞতা জনাবো।

মই/আমি বৃজি পাওঁ যে বেংকে নিজৰ নিৰপেক্ষ বিবেচনা অনুসৰি মোক/আমাক কোনো জালনী নিদিয়াকৈ যিকোনো সেৱা সম্পূৰ্ণভাৱে বা আংশিকভাৱে বন্ধ কৰিব পাৰে। মই এই কথাত সন্মত যে বেংকে সময়ে সময়ে প্ৰয়োজ্য অনুসৰি (য'তই প্ৰয়োজ্য) চাৰ্জ/মাচুলৰ সূচী অনুসৰি সংশোধিত) সেৱা চাৰ্জৰ বাবে মোৰ একাউণ্টত ডেবিট কৰিব পাৰে।

প্ৰথম আবেদনকাৰীৰ স্বাক্ষৰ	দ্বিতীয় আবেদনকাৰীৰ স্বাক্ষৰ	তৃতীয় আবেদনকাৰীৰ স্বাক্ষৰ	চতুৰ্থ আবেদনকাৰীৰ স্বাক্ষৰ

অন্যান্য ঘোষণা

☐ **সঞ্চয় একাউন্টটু ছুইপ:** মোব চেভিংছ একাউন্ট নরত অপার্যাণ্ড বেলেঞ্চর ক্ষেত্রত, অনুগ্রহ করি মোব
চেক ক্রিয়ার করক/মোব/আমার ফিন্সড ডিপোজিটর ইউনিট ভাঙি মোব চেভিংছ একাউন্টলে শন স্থানান্তর করি উলিওরার অনমতি প্রদান করক (কর সঞ্চয় এফডি আক আরডিওর ক্ষেত্রত প্রযোজ্য নহয়)।

ঠিকনা পৰিৱৰ্তনৰ বিষয়ে জনোৱা

□ মই / আমি, তলত স্বাক্ষৰিত সকলে আপোনাৰ প্ৰাৰ্থিত এক সঞ্চয় / কৰেন্ট একাউন্ট খোলাৰ বাবে প্ৰস্তাৱ দিছো, মই / আমি ইয়াৰ দ্বাৰা প্ৰতিশ্ৰুতি দিছো যে স্থানান্তৰ বা অন্য কোনো কাৰণত মোৰ / আমাৰ ঠিকনাৰ কোনো ধৰণৰ পৰিৱৰ্তন হ'লে, ঠিকনাৰ প্ৰমাণৰ সৈতে নতুন ঠিকনাৰ বিৱৰণ এনে পৰিৱৰ্তনৰ দৃষ্টান্তৰ ভিতৰত শাখাত দাখিল কৰা হ'ব।

☐ ইলেক্ট্রনিক বেংকিং ট্রানজেকচন (ইউইবিটি): বেংকৰ ৱেবছাইটত থকা ইউইবিটি পলিচি পঢ়িছো আৰু বুজিছো।

☐ চিকিৎসক: এতদ্ব্যতীত উল্লেখ কৰা সবিশেষৰ সৈতে একাউন্ট খোলাৰ উদ্দেশ্যে / চিকিৎসক আপডেটৰ বাবে চিকিৎসক ৰেকৰ্ড ডাউনলোড কৰাৰ বাবে মই মোৰ সন্মতি প্ৰদান কৰিছোঁ।

কাৰেন্ট একাউন্টৰ উদ্দেশ্যৰ বাবে মই / আমি ঘোষণা কৰো যে

☐ মই / আমি অন্য কোনো বেংক (সমূহ)ৰ সৈতে কোনো ধৰণৰ ক্রেডিট সুবিধা উপভোগ নকৰোঁ ☐ মই / আমি অন্য বেংক (সমূহ)ৰ সৈতে ক্রেডিট সুবিধা উপভোগ কৰোঁ / কাৰেণ্ট একাউন্ট আছে (অনুগ্রহ কৰি এনে সুবিধাৰ সবিশেষ পৃথকভাৱে সংলগ্ন কৰক)

কাৰেন্ট একাউন্ট (যাদ অন্য বেংকৰ সৈতে কাৰেন্ট একাউন্ট আছে): বেংকৰ নাম

একাউন্ট নম্বৰ সবিধা ধনৰ পৰিমাণ

--	--	--

একক মাকিনাধীন একাউন্ট (অনুগ্রহ করি লাভবান মালিক ঘোষণা সংলগ্ন জমা করবক)

[illegible]

আব্দুল নসির হাফিজ কবীর, মই, ফর্মখনের একমাত্র মালিক আৰু সেয়ে ইয়াৰ দায়বদ্ধতাৰ বাবে একমাত্র দায়দক বুলি ঘোষণা কৰে। ফর্মখনৰ সংগঠনত হ'ব পৰা যিকোনো ধৰণৰ পৰিৱৰ্তনৰ বিষয়ে মই আপোনাক লিখিতভাৱে পৰামৰ্শ প্ৰদান কৰিম আৰু এনে জাননী লাভ কৰাৰ তাৰিখত আপোনাৰ কিতাপত ফৰ্মৰ নামত থকা যিকোনো বাধ্যবাধকতাৰ বাবে মই আপোনাৰ ওচৰত দায়বদ্ধ হ'ম, যেতিয়ালৈকে এনে সকলো বাধ্যবাধকতা লিখি উঠে নহয়।

প্রথম আবেদনকারীর স্বাক্ষর	দ্বিতীয় আবেদনকারীর স্বাক্ষর	তৃতীয় আবেদনকারীর স্বাক্ষর	চতুর্থ আবেদনকারীর স্বাক্ষর

মোৰ একাউন্টৰ সৈতে আধাৰ নম্বৰ সংযোগ (ঘোষণা)

☐ অনুগ্রহ করি মোর একাউন্টর সৈতে মোর আধার নম্বর সংযোগ করিব (যৌথ একাউন্টর ক্ষেত্রে, কেবল প্রথম একাউন্টধারীর আধার নম্বরই একাউন্টর সৈতে সংযোগ করিব পাৰি, তেওঁলোকৰ সম্মতিৰ বাবে অন্য সকলে একাউন্টধারীর স্বাক্ষৰ বাধ্যতামূলকভাৱে সংগ্রহ কৰিব লাগিব) (আধাৰ পত্ৰ / ই-আধাৰৰ স্ব-প্রমাণিত কপি সংলগ্ন কৰিব লাগিব)

--	--	--	--

সুবিধা ফিল্ড ডিপোজিট (এফডি)

জমা কৰাৰ মেয়াদ: দিন মাহ বছৰ

সুবিধা এফডি সূতৰ হাৰ পেআউট: ☐ মাহেকীয়া (ৰেহাই ভিত্তিত) ☐ ত্ৰিমাসিক ☐ বাৰ্ষিক ☐ পৰিপক্কতাত (ক্ৰমবৰ্ধমান)

জেষ্ঠ নাগৰিক: ☐ নহয় ☐ হয় (অনুগ্রহ কৰি প্ৰমাণ সংলগ্ন কৰক)

☐ নন-কলেলৰ এফডি (পৰিপক্কতাৰ পূৰ্বে উলিওৱাৰ অনুমতি নাই)

টিডিএছৰ বাবে: (প্ৰযোজ্য অনুসৰি টিক কৰক) ☐ উৎসত কৰ্তন কৰিবলগীয়া কৰ - পেন / জিআইআৰ নং: বা

☐ কোনো কৰ কতন কৰিব নোৱাৰিব - ফৰ্ম 15 জি / 15 এইচ সংলগ্ন কৰা হৈছে

পৰিপক্কতা পৰিশোধ নিৰ্দেশনা

☐ অটো নবীকৰণ* মুখ্য ☐ অটো নবীকৰণ* মুখ্য আৰু সূত ☐ অটো নবীকৰণ*	অটো নবীকৰণৰ সময়সীমা: বছৰ(বোৰ) মাহ (বোৰ) দিন(বোৰ) *নবীকৰণ সেই সময়ৰ সূতৰ হাৰ অনুসৰি হ'ব	☐ মুখ্য আৰু সূত পৰিশোধ কৰক ☐ মুখ্য পৰিশোধ কৰক
☐ প্ৰথম আবেদনকাৰীৰ পৰিচালিত একাউন্টলৈ ক্রেডিটৰ দ্বাৰা বা ☐ পেঅৰ্ডাৰ / ডিমাণ্ড ড্ৰাফটৰ দ্বাৰা বা ☐ অন্য বেংক		
বেংকৰ নাম* একাউন্টৰ প্ৰকৃতি		
একাউন্ট নম্বৰ আইএফএছটি কোড		
#আইডিবিআই বেংকৰ বাহিৰে অন্য বেংক একাউন্ট, এক বাতিল কৰা চেক বাধ্যতামূলক।		

কৰ্পোৰেট পেৰোল একাউন্টৰ বাবে- কেৱল কৰ্পোৰেট দৰমহা একাউন্টৰ বাবে পূৰণ কৰিব লাগিব-(যদি প্ৰযোজ্য হয়)-

কৰ্পোৰেট নাম	অনুমোদিত কোম্পানী বিষয়াৰ স্বাক্ষৰ
কৰ্পোৰেট লেবেল	
কোম্পানীৰ নিৰ্দিষ্ট বিষয়াৰ নাম	
বিষয়াজনৰ পদবী	
বাইছাৰ্চমেন্ট একাউন্ট: ☐ হয় ☐ নহয়	কোম্পানী ছীল
টোকা: # একাউন্ট খোলাৰ নগদ ধনবাশি, কেৱল আইডিবিআই বেংকত জমা কৰিব লাগিব(ঘৰুৱা শাখা)।	
	শাখা মুৰব্বীৰ প্ৰমাণীকৰণ

বেংকৰ ব্যৱহাৰৰ বাবে

☐ অগ্ৰাধিকাৰ অনুসৰি প্ৰক্ৰিয়াকৰণ কৰা হ'ব ☐ কেৱল গ্ৰাহক আইডি সৃষ্টি কৰিবৰ বাবে

- আমি এতিয়ালৈকে বেংকৰ আপডেট কৰা কেৱাইচি আৰু এএমএল পলিচি, কেৱাইচি আৰু এএমএল মাষ্টাৰ চাৰ্কুলাৰৰ সকলো প্ৰয়োজনীয়তা মানি চলিছো।
- আমি প্ৰস্তাৱিত সামগ্ৰীৰ সন্দৰ্ভত বৰ্তমানলৈকে বেংক জাৰি কৰা সকলো প্ৰয়োজনীয়তা, বিজ্ঞপ্তি / নিৰ্দেশনা মানি চলিছো।
- এই এঅ'এফৰ সন্দৰ্ভত শেহতীয়াভাৱে জাৰি কৰা সকলো বিধিগত, নিয়ন্ত্ৰণ আৰু আভ্যন্তৰীণ নিৰ্দেশনা মানি চলা হৈছে।
- মই ইয়াৰ দ্বাৰা প্ৰমাণ কৰো যে সকলো প্ৰয়োজনীয় কেৱাইচি নথিপত্ৰ মোৰ দ্বাৰা প্ৰাপ্ত কৰা / পৰীক্ষা কৰা হৈছে। বেংকৰ কেৱাইচিৰ প্ৰয়োজনীয়তা মানি চলিবলৈ নথিপত্ৰসমূহ পৰ্যাপ্ত বুলি মই নিশ্চিত কৰিছো। মই ইয়াৰ দ্বাৰা নিশ্চিত কৰিছো যে মই ৰাষ্ট্ৰসংঘৰ সন্মতবাদী গোটৰ তালিকা আৰু ভাৰত চৰকাৰৰ পৰামৰ্শ আৰু বেংকৰ নিৰ্দেশনাসমূহ পৰীক্ষা কৰিছো আৰু আবেদনকাৰী / সকল সতৰ্কতাৰ পৰামৰ্শ / ব্লেক লিষ্টত অন্তৰ্ভুক্ত নহয় বুলি নিশ্চিত কৰিছো। ইয়াৰ ওপৰত ভিত্তি কৰি একাউন্ট খুলিব পৰা যায়।

শাখা মুৰব্বী/ভাৰপ্ৰাপ্ত শাখা মুৰব্বীৰ নাম	
তাৰিখ	কৰ্মচাৰী কোড শাখা
ডিএছটি কোড: 1	লেবেল কোড: 1
ডিএছটি কোড: 2	লেবেল কোড: 2
ইউসিআইসি কোড:	স্বাক্ষৰ
স্কীম কোড	বিএছআৰ কোড:
ভাৰ্চিকেলৰ নাম	গ্ৰাহক আইডি 1
একাউন্ট নং.	গ্ৰাহক আইডি 2
	গ্ৰাহক আইডি 3
	গ্ৰাহক আইডি 4

স্বীকৃতি

অবেদনপত্ৰ নং. শাখা কপি

গ্ৰাহকৰ নাম

চিপিইউ / আৰপিইউলৈ ফৰৱাৰ্ড কৰা হৈছে:

স্বীকৃতি

অবেদনপত্ৰ নং. গ্ৰাহকৰ কপি

(অনুগ্রহ কৰি এই নম্বৰটো মনত ৰাখিব, যেতিয়ালৈকে আপুনি আপোনাৰ গ্ৰাহক আইডি প্ৰাপ্ত নকৰে)

স্বীকৃতিৰ তাৰিখ:

বেংক বিষয়াৰ স্বাক্ষৰ

প্ৰ-পত্ৰ ডিএ ১ - মনোনয়ন প্ৰপত্ৰ

বেংকত জমা ধনৰ ক্ষেত্ৰত বেংকিং নিয়ন্ত্ৰণ আইন, ১৯৪৯ ৰ ধাৰা ৪৫ ZA আৰু বেংকিং কোম্পানী(মনোনয়ন)নিয়ম, ১৯৮৫ৰ নিয়ম ২(১)ৰ অধীনত মনোনয়ন।

মই / আমি

(নাম)

(নাম)

ঠিকনা

ঠিকনা

তলত উল্লেখ কৰা ব্যক্তিজনক মনোনীত কৰিছো, যাক মোৰ / আমাৰ / নাবালকৰ মৃত্যুৰ ক্ষেত্ৰত একাউন্ট(সমূহ)ত জমা ধনৰ পৰিমাণ, যাৰ বিৱৰণ তলত দিয়া হৈছে, আইডিবিআই বেংক লিমিটেড

শাখাই ঘূৰাই দিব পাৰে।

ডিপোজিটৰ প্ৰকৃতি

একাউন্ট নং.

অতিৰিক্ত বিৱৰণ, যদি আছে

মনোনীত ব্যক্তি

নাম

মেইলিং ঠিকনা

চহৰ

ৰাজ্য

পিন কোড

দেশ

জমাকৰ্তাৰ সৈতে সম্পৰ্ক (যদি আছে):

বয়স (বছৰ):

মনোনীত অভিভাৱক(যদি মনোনীত ব্যক্তি নাবালক হয়):

পিতৃ

মাতৃ

আদালতৰ দ্বাৰা নিযুক্ত অভিভাৱক

আদালতৰ ৰিচিভাৰ

ডিফেন্ডেণ্ট গাৰ্ড

অন্যান্য

জন্মৰ তাৰিখ (যদি মনোনীত ব্যক্তি নাবালক হয়)

*যিহেতু এই তাৰিখত মনোনীত ব্যক্তি নাবালক হয়, মই / আমি শ্ৰী / শ্ৰীমতী / কুমাৰী

মেইলিং ঠিকনা

চহৰ

ৰাজ্য

পিন কোড

দেশ

ক মনোনীত ব্যক্তি নাবালক থকাৰ সময়ত মোৰ / আমাৰ / নাবালকৰ মৃত্যুৰ ক্ষেত্ৰত নাবালকৰ হৈ একাউন্টত থকা জমা ধনৰ পৰিমাণ লাভ কৰিবলৈ নিযুক্তি দিছো।

অনুগ্ৰহ কৰি মন কৰক: অটো ছুইপ আউটৰ জৰিয়তে সৃষ্টি কৰা ফিল্ডড ডিপোজিট সমূহে লিংকড চেভিংছ / কাৰেণ্ট একাউন্টত থকা মনোনয়ন বহন কৰিব।

মই মনোনয়ন সুবিধা গ্ৰহণ কৰিব নিবিচাৰো

প্ৰথম আবেদনকাৰীৰ স্বাক্ষৰ

দ্বিতীয় আবেদনকাৰীৰ স্বাক্ষৰ

তৃতীয় আবেদনকাৰীৰ স্বাক্ষৰ

চতুৰ্থ আবেদনকাৰীৰ স্বাক্ষৰ

সাক্ষী (সমূহ)***

নাম

নাম

স্বাক্ষৰ ***

স্বাক্ষৰ ***

ঠিকনা

ঠিকনা

স্থান

স্থান

তাৰিখ

তাৰিখ

* কাটি দিয়ক, যদি মনোনীত ব্যক্তি নাবালক নহয়। ** য'ত নাবালকৰ নামত ধন জমা কৰা হয়, তেনে ক্ষেত্ৰত নাবালকৰ হৈ কাম কৰাৰ আইনগতভাৱে অধিকাৰী ব্যক্তিৰ স্বাক্ষৰ হ'ব লাগে। *** বুঢ়া আঙুলিৰ ছাপ(সমূহ), দুজন সাক্ষীয়ে প্ৰমাণ কৰিব লাগিব।

পঞ্জীয়ন নং.(বেংকৰ দ্বাৰা পূৰণ কৰিব লাগিব)

মনোনয়নৰ স্বীকৃতি

আমি আপোনাৰ মনোনয়ন প্ৰ-পত্ৰ ডিএ ১ প্ৰাপ্তিৰ স্বীকাৰ কৰিছো, যি জড়িত আছে :

একাউন্টৰ প্ৰকৃতি	একাউন্ট নম্বৰ	অতিৰিক্ত বিৱৰণ, যদি আছে

ৰ নামত আমাৰ সৈতে আছে।

এই সন্মুখৰ ভৱিষ্যতে আপুনি আমাৰ সৈতে কৰা আপোনাৰ সকলো যোগাযোগৰ বাবে অনুগ্ৰহ কৰি মনোনয়ন নম্বৰ উল্লেখ কৰিব।

আইডিবিআই বেংক লিমিটেডৰ বাবে

অনুমোদিত স্বাক্ষৰকাৰী

4

বাৰ্ষিক আয় (অনুগ্ৰহ কৰি শেহতীয়া আইটি ৰিটাৰ্ণ / ফৰ্ম 16 / বেতনৰ স্লীপ সংলগ্ন কৰক)	☐ < ₹60,000 ☐ ₹60,000 - ₹1 লাখ ☐ > ₹1 লাখ - ₹5 লাখ ☐ > ₹5 লাখ - ₹15 লাখ ☐ > ₹15 লাখ
ধৰ্ম	☐ হিন্দু ☐ মুছলমান ☐ খ্ৰীষ্টান ☐ শিখ ☐ অন্যান্য নিৰ্দিষ্ট কৰক
শ্ৰেণী	☐ সাধাৰণ ☐ অবিচি ☐ এছচি ☐ এছটি
লেনদেনৰ প্ৰ'ফাইল অৰ্থাৎ মাহ / ত্ৰিমাসিক / অৰ্ধ বাৰ্ষিকৰ ভিতৰত একাউণ্টৰ জৰিয়তে ৰুট হোৱাৰ সম্ভাৱনা থকা লেনদেনৰ মূল্য। নতুন ফাৰ্মৰ ক্ষেত্ৰত, পূৰ্ব ত্ৰিমাসিকৰ বিক্ৰী কৰ ৰিটাৰ্ণ বা প্ৰকল্পিত বিক্ৰী গ্ৰহণ কৰিব পৰা য় ☐ < ₹50,000 ☐ < ₹1,00,000 ☐ < ₹10 লাখ ☐ < ₹100 লাখ ☐ > ₹100 লাখ	
শাখা কাৰ্যালয় / লগত থকা সংলগ্ন সহযোগী আৰু তেওঁলোকৰ ব্যৱসায়ৰ প্ৰকৃতিৰ বিৱৰণ	
বিদেশী সহযোগিতাৰ সবিশেষ যদি আছে	
বাসস্থান	☐ মালিকানাধীন ☐ লিজ ☐ অন্যান্য অনুগ্ৰহ কৰি উল্লেখ কৰক
সংশয় স্তৰ (গ্ৰাহকৰ প্ৰ'ফাইল) স্তৰৰ শ্ৰেণীবিভাজনৰ ভিত্তি	

স্বাক্ষৰ

মোৰ কৰ্ম জীৱন

কাৰ্যালয় ঠিকনা		চহৰ		পিন	
সংস্থাৰ প্ৰকাৰ:	☐ পাব্লিক লিমিটেড ☐ প্ৰাইভেট লিমিটেড ☐ ৰাজহুৱা খণ্ড ☐ মালিকানাধীন				

মোৰ পৰিয়াল আৰু মই

জীৱনসংগীৰ নাম - শ্ৰী / শ্ৰীমতী:																	
জীৱনসংগীৰ জন্মৰ তাৰিখ:				বিবাহ বাৰ্ষিকী:													
মোৰ বাবে গুৰুত্বপূৰ্ণ অন্য তাৰিখসমূহ: 1. উপলক্ষ											তাৰিখ						
2. উপলক্ষ											তাৰিখ						
সন্তানৰ সবিশেষ:																	
	নাম										এম/এফ/টি		জন্মৰ তাৰিখ			বৈবাহিক অৱস্থা (এম/এছ/অ')	

মোৰ বেংকিং আৰু ফায়েনেচ

অসডিবিআই বেংকৰ সৈতে মোৰ সম্পৰ্ক	☐ চেভিংছ বেংক একাউণ্ট ☐ ফিক্সড ডিপোজিট ☐ কাৰেণ্ট একাউণ্ট ☐ ব্যক্তিগত ঋণ ☐ গৃহ ঋণ															
	☐ বেতন একাউণ্ট ☐ পেনচন একাউণ্ট ☐ ডিমেট ☐ নিৰাপত্তাৰ বিপৰীতে ঋণ															
বেংকিংৰ বাবে মোৰ পচন্দৰ চেনেল:	☐ এটিএম ☐ ইন্টাৰনেট বেংকিং ☐ ফোন বেংকিং ☐ মোবাইল বেংকিং ☐ শাখা বেংকিং															
বিনিয়োগৰ সবিশেষ:																
বাৰ্ষিক পৰিয়ালৰ আয়:	: % সঞ্চয় / বিনিয়োগৰ															
মোৰ পৰিয়ালৰ উপাৰ্জন কৰা সদস্যৰ সংখ্যা:																
মোৰ অন্য বেংকাৰসমূহ: 1)											2)					
মোৰ ক্রেডিট কাৰ্ডসমূহ: কাৰ্ডৰ সংখ্যা			1) জাৰি কৰাৰ নাম						2) জাৰি কৰাৰ নাম							
ঋণ:	☐ শিক্ষা ঋণ ☐ গৃহ ঋণ ☐ নিৰাপত্তাৰ বিপৰীতে ঋণ															
মোৰ বিমাসমূহ:	মোৰ বাহন বিমা কৰা হৈছে নবীকৰণ কৰিবলগীয়া তাৰিখ															
মোৰ জীৱন বিমা কভাৰ	বিমা কৰা হৈছে															
মোক বিত্তৰ বাবে পৰামৰ্শ কৰে	☐ নিজৰ বাবে ☐ চাৰ্টাৰ্ড একাউণ্টেণ্ট ☐ আৰ্থিক পৰামৰ্শদাতা ☐ অন্যান্য বেংকাৰ ☐ অন্যান্য															
বৰ্তমানৰ পৰ্টফলিঅ': ইকুইটি মাৰ্কেটসমূহ	%, মিউচুৱেল ফাণ্ড %, সম্পত্তি %, বণ্ড %, বেংক এফডি %, অন্যান্য %															

মোৰ জীৱনশৈলী

মোৰ ভাল লাগে:	☐ ভ্ৰমণ ☐ ছুটীত যোৱা ☐ পঢ়া ☐ পাৰ্টি কৰা ☐ ক্ৰীড়া/খেল ☐ বাহিৰত খোৱা ☐ যোগ/ধ্যান ☐ বজাৰ কৰা														
	☐ পৰিবেশন কলা ☐ ফটোগ্ৰাফী ☐ সংগ্ৰহ ☐ চাৰুকলা ☐ অন্যান্য														
বাহন যি মই চলাওঁ:															
মোৰ পচন্দৰ আহাৰ:	☐ ভাৰতীয় ☐ চীনা ☐ থাই ☐ ফ্ৰেন্স ☐ ইটালিয়ান ☐ মেস্কিকান ☐ ঘৰত প্ৰস্তুত কৰা অহাৰ														
মোৰ পচন্দৰ ছুটীৰ স্থান:	☐ পাহাৰ ☐ উপকূলীয় স্থান ☐ ক্ৰুজ ☐ ধৰ্মীয় স্থান ☐ বন্যপ্ৰাণী ☐ স্বাস্থ্য ৰিজৰ্ট ☐ পূৰ্বপুৰুষৰ ঘৰ														
মোৰ পচন্দৰ সংগীত:	☐ কণ্ঠস্বৰ ☐ প'প ☐ ৰিমিক্স ☐ গজল ☐ পশ্চিমীয়া ☐ পৰম্পৰাগত ☐ ধাৰ্মিক														
	☐ বাদ্যযন্ত্ৰমূলক ☐ অন্যান্য														
মই পঢ়া কিতাপ বাতৰি কাকতসমূহ:	যিটো ভাষাত মই পঢ়িবলৈ পচন্দ কৰোঁ														
পচন্দৰ বিষয়সমূহ:	☐ ব্যক্তিত্ব ☐ সাহিত্য ☐ ইতিহাস ☐ প্ৰেৰণাদায়ক ☐ কল্পকাহিনী ☐ অন্যান্য														
মই সাধাৰণতে ভ্ৰমণ কৰো	☐ ব্যৱসায় ☐ জিৰণি ☐ দুয়োটা														
তলত উল্লেখ কৰাৰ বাবে															
মোৰ পচন্দৰ বিমান সংস্থা:	ভাৰতৰ ভিতৰত বিদেশত														

অব্যক্তিগত সত্তাৰ ক্ষেত্ৰত লাভজনক মালিকৰ ঘোষণা (স্বত্বাধিকাৰী একাউন্ট)

আমি দাখিল কৰোঁ যে আমি ভাৰত চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি (তলত দিয়া ধৰণে) হিতাধিকাৰীৰ সংজ্ঞা পঢ়ি বুজি পাইছো আৰু ইয়াৰ দ্বাৰা পৰামৰ্শ দিওঁ যে তলত উল্লেখ কৰা ব্যক্তি / সত্তা আমাৰ সত্তাৰ হিতাধিকাৰী মালিক। আমি আপোনাৰ ৰেকৰ্ডৰ বাবে উক্ত হিতাধিকাৰীৰ পৰিচয়ৰ বিৱৰণী প্ৰদান কৰিছো।

হিতাধিকাৰী মালিকৰ নাম

ঠিকনা

ফোন নম্বৰ

ই-মেইল

সংযুক্ত অনুসৰি

হিতাধিকাৰী মালিকৰ পৰিচয়ৰ বাবে প্ৰমাণ

আমি ইয়াৰ দ্বাৰা ওপৰৰ তথ্যসমূহ সত্য বুলি ঘোষণা কৰিছো আৰু প্ৰস্তাৱ অনুসৰি আমাৰ একাউন্ট খুলিবলৈ অনুৰোধ জনাইছো। আমাৰ সত্তাৰ হিতাধিকাৰী মালিকৰ যিকোনো পৰিৱৰ্তনৰ বিষয়েও আমি আপোনাক জনোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছো।

আপোনাৰ স্বাক্ষৰ

আইডিবিআই বেংক লিমিটেড শাখা

অতি গুৰুত্বপূৰ্ণ চৰ্ত আৰু নিয়মসমূহ (এমআইটিচি)

আবেদনকাৰীৰ হাতত প্ৰদান কৰিব লাগিব

অনুগ্ৰহ কৰি শাখাৰ ওচৰত উপলব্ধ বিচিএছবিআই কোডৰ প্ৰতিলিপি লাভ কৰক। লগতে আপোনাৰ স্বাক্ষৰিত সুবিধাৰ সূচী (এছঅ'এফ)ৰ কপি ৰাখিবলৈ অনুৰোধ কৰা হৈছে।

চেভিংছ বেংকৰ নিয়মসমূহ

1.

চেভিংছ বেংক একাউন্ট সঞ্চয়ৰ উদ্দেশ্যে খোলা হ'ব পাৰে আৰু কোনো ব্যৱসায়িক লেনদেনৰ বাবে নহয়। চেভিংছ বেংক একাউন্টৰ উদ্দেশ্য হৈছে ব্যক্তিগত ব্যক্তিসকলক তেওঁলোকৰ সঞ্চয় ধন বেংকত জমা কৰিবলৈ উৎসাহিত কৰা, যাতে তেওঁলোকে এনেদৰে জমা কৰা ধনৰ সুতৰ আৰু একে সময়তে চাহিদা অনুসৰি কিছুমান সীমিত ধন উলিওৱাৰ সুবিধাৰ অনুমতি প্ৰদান কৰে। সেয়েহে ফাৰ্ম কোম্পানীসমূহৰ এছবি একাউন্ট খোলাৰ অনুমতি নাই। বাণিজ্যিক প্ৰকৃতিৰ লেনদেনৰ অনুমতি নাই যদি বেংকে কোনো পৰ্যায়ত দেখা পায় যে চেভিংছ বেংক একাউন্টটো সেই উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হৈছে যাৰ বাবে অনুমতি নাই বা সন্দেহজনক বা অব্যক্তিগত লেনদেনৰ পথ নিৰ্ধাৰণৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হৈছে, তেন্তে বেংকে এনে চেভিংছ বেংক একাউন্ট বন্ধ কৰাৰ অধিকাৰ সংৰক্ষিত ৰাখিছে।
2.

একাউন্টত সদায় নূন্যতম বেলেঞ্চ ৰাখিব লাগিব। নূন্যতম বেলেঞ্চ ৰক্ষণাবেক্ষণ নকৰাৰ ফলত সময়ে সময়ে নিৰ্ধাৰিত ধৰণে চাৰ্জ আকৰ্ষণ কৰিব।
3.

সময়ে সময়ে একাউন্ট বন্ধ কৰাৰ বাবে প্ৰযোজ্য চাৰ্জ সংগ্ৰহ কৰা হ'ব।
4.

দৈনিক বেলেঞ্চ পদ্ধতিত এছবি একাউন্টত ৰখা বেলেঞ্চৰ ওপৰত সুত গণনা কৰা হয় আৰু প্ৰতি মাৰ্চ আৰু ছেপ্টেম্বৰৰ শেষ কৰ্মদিনত একাউন্টত জমা কৰা হয়। প্ৰদান কৰিবলগীয়া সুত অৰবিআইয়ে সময়ে সময়ে জাৰি কৰিব পৰা নিৰ্দেশনা সাপেক্ষে হয়।
5.

ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই)ৰ বৰ্তমানৰ নিৰ্দেশনা অনুসৰি, যদিহে একাউন্টটোত দুবছৰৰ অধিক সময়ৰ বাবে গ্ৰাহকৰ দ্বাৰা প্ৰৰোচিত লেনদেন নাথাকে তেন্তে একাউন্টটোক অকাৰ্য্যকৰী / নিদ্ৰাহীন বুলি গণ্য কৰা হ'ব। বেংকৰ বিদ্যমান নিৰ্দেশনা অনুসৰি সংশোধিত কেৱাইচি নথিপত্ৰ লাভ কৰাৰ পিছত এনে অকাৰ্য্যকৰী একাউন্টত পুনৰ কাৰ্য্যকলাপ অব্যাহত ৰখা হ'ব / আৰম্ভ কৰা হ'ব / অনুমতি প্ৰদান কৰা হ'ব।
6.

বেংকে সেৱা চাৰ্জ সলনি কৰাৰ অধিকাৰ সংৰক্ষিত ৰাখিছে যাৰ বাবে গ্ৰাহকক বেংকৰ ৱেবছাইট আৰু / বা শাখাৰ জাননী ব'ৰ্ডৰ জৰিয়তে যথাযথভাৱে অৱগত কৰা হ'ব। চাৰ্জৰ সূচী বা চৰ্ত আৰু নিয়মৰ যিকোনো পৰিৱৰ্তন হ'লে গ্ৰাহকক 30 দিন পূৰ্বেই জনোৱা হ'ব। জাননীৰ সময়ছোৱাত সুবিধাসমূহৰ বাবে লোৱা চাৰ্জ, জাননীৰ সময়সীমাৰ পূৰ্বে প্ৰযোজ্য হোৱাৰ দৰেই হ'ব।

কাৰেণ্ট একাউন্টৰ নিয়মসমূহ

1.

কাৰেণ্ট একাউন্টসমূহ সেইসকল গ্ৰাহকৰ বাবে হয়, যিসকলে প্ৰতিদিনে একাউন্টত ব্যৱসায় আৰু / বা বৃহৎ সংখ্যক লেনদেন কৰিবলগীয়া হয়।
2.

কাৰেণ্ট একাউন্টত লেনদেনৰ সংখ্যাৰ ওপৰত কোনো বাধা নাই।
3.

কাৰেণ্ট একাউন্টত থকা বেলেঞ্চৰ ওপৰত কোনো ধৰণৰ সুত প্ৰদান কৰা নহয়,
4.

বিনামূলীয়া সুবিধাসমূহ পূৰ্বৰ বৰ্তমানৰ প্ৰতি মাহত ৰখা মাহেকীয়া গড় বেলেঞ্চ(এএমবি)ৰ ওপৰত ভিত্তি কৰি প্ৰতি মাহত ভিন্ন হ'ব।

ৰিটেইল টাৰ্ম ডিপোজিট নিয়মসমূহ

1.

15 দিনৰ পূৰ্বে জমা ধন পৰিপক্কতাৰ আগতে উলিওৱাৰ ক্ষেত্ৰত, জ্যেষ্ঠ নাগৰিক / কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীকে ধৰি যিকোনো শ্ৰেণীৰ জমাকাৰীৰ দ্বাৰা প্ৰযোজ্য সুতৰ হাৰ প্ৰয়োগ কৰা হ'ব (পৰিপক্কতাৰ পূৰ্বে জৰিমনা নাই)। যদিহে জমা ধন 7 দিনৰ কম সময়সীমাৰ বাবে ৰখা হয়, তেন্তে কোনো সুত প্ৰদান কৰা নহয়, যিটো আৰবিআইৰ নিৰ্দেশনা অনুসৰি টাৰ্ম ডিপোজিটৰ বাবে নূন্যতম সময়সীমা হয়।
2.

আপোনাৰ এফডিত প্ৰয়োগ কৰা সুতৰ হাৰ প্ৰচলিত সুতৰ হাৰ অনুসৰি হ'ব। মাহেকীয়া পৰিশোধৰ ক্ষেত্ৰত ৰেহাই হাৰ প্ৰয়োগ কৰা হ'ব।
3.

পৰিপক্কতাৰ পূৰ্বে / আংশিকভাৱে উলিওৱা / ছুইপ-ইন জমা ধনৰ সুত বেংকত জমা ধন যি পৰিমাণ আৰু যি সময়ৰ বাবে আছিল (আৰু চুক্তিবদ্ধ হাৰত নহয়) তাৰ ওপৰত প্ৰযোজ্য হাৰত, জৰিমনা 1% কম কৰি প্ৰদান কৰা হ'ব।
4.

পৰিপক্কতাৰ পূৰ্বে / আংশিকভাৱে উলিওৱা / ছুইপ-ইন নন-কলেৱল জমা ধনৰ বাবে অনুমোদিত নহয়।

ফ্লোটিং টাৰ্ম ডিপোজিটৰ নিয়মসমূহ

1.

আপোনাৰ ফ্লোটিং টাৰ্ম ডিপোজিটত প্ৰয়োগ কৰা সুতৰ হাৰ প্ৰচলিত সুতৰ হাৰ অনুসৰি হ'ব। আপোনাৰ ফ্লোটিং টাৰ্ম ডিপোজিটৰ ওপৰত প্ৰয়োগ কৰা সুতৰ হাৰ প্ৰচলিত সুতৰ হাৰ অনুসৰি হ'ব যিটো আৰবিআইয়ে গ্ৰহণ কৰা পূৰ্বৰ তিনি মাহৰ ভিতৰত 91 দিনীয়া ট্ৰেজাৰী বিল নিলামত গড় উৎপাদনৰ সৈতে এই সুত লংঘন কৰা হৈছে। এইটো প্ৰতিটো কেলেণ্ডাৰ ত্ৰিমাসিকত ৰিছেট কৰা হয়।
2.

ফ্লোটিং ৱাট ফিল্ডড ডিপোজিটৰ নূন্যতম লক ইন পিৰিয়ড এবছৰ আৰু বুকিঙৰ তাৰিখৰ পৰা এবছৰৰ বাবে পৰিপক্কতাৰ পূৰ্বে উলিওৱাৰ অনুমতি প্ৰদান কৰা নহয়।

আইডিবিআই বেংকে নিম্ন উল্লেখিত সামগ্ৰী আৰু সেৱাসমূহ প্ৰদান কৰে

চেভিংছ একাউন্ট
•
ফ্লেক্সি কাৰেণ্ট একাউন্ট
•
ফিক্সড আৰু ফ্লোটিং টাৰ্ম ডিপোজিট
•
ৰেকাৰিং ডিপোজিট
•
এনআৰআই সেৱা
•
আন্তঃৰাষ্ট্ৰীয় ডেবিট কাৰ্ড
•
পচন্দৰ বেংকিং
•
গিফ্ট কাৰ্ড
•
বিশ্ব / গ্লোবেল কাৰ্ড
•
ক্রেডিট কাৰ্ড

শিশু / যুৱক / মহিলা / দৰমহাপ্ৰাপ্ত /
জ্যেষ্ঠ নাগৰিকৰ বাবে বিশেষ একাউন্ট
•
মূলধনী লাভৰ একাউন্ট আঁচনি
•
মূলধনী বজাৰৰ সামগ্ৰী
•
গৃহ ঋণ
•
শিক্ষা ঋণ
•
অটো ঋণ
•
সম্পত্তিৰ বিপৰীতে ঋণ
•
গৃহ ঋণ সুত সঞ্চয়কাৰী
•
লকাৰৰ সুবিধা



আইডিবিআই বেংক লিমিটেড, পঞ্জীভুক্ত কাৰ্যালয়: আইডিবিআই টাৱাৰ, ডব্লিউটিচি কমপ্লেক্স, কাফে পেৰেড, মুম্বাই – 400 005.

টোল ফ্ৰি নম্বৰ: 1800-209-4324 / 1800-22-1070, নন- টোল ফ্ৰি নম্বৰ: 022-67719100.

আমাক পৰিদৰ্শন কৰক: www.idbibank.in     